



# गिख्रंथाव क 'रना भायरासनिप्राय रेखा मोननो थाखाय थिका ( Vaccine ) लानाया गोनांथार।



**Co-WIN**  
Winning Over COVID - 19



## खालाम नांगौ आरो खालाम नाडै

### खालाम नांगौ :-



- ✓ थिखा (Vaccine) लानो थाखाय गिबियावनो Co-Win एबा Aarogya Setu एबा Umang प्लेटफर्मआव अनलाइन नि गेजेरजों रेजिस्तार खालाम।
- ✓ रेजिस्तार खालामनाय समाव मोनसेल' फन नाम्बार आरो मोनसेल' फोरमान बिलाइ (ID Proof) हो।
- ✓ जेराव नों थिखा (Vaccine) लाहैगोन बेयाव रेजिस्तार खालामनायाव मोनाय फोरमान बिलाइ (ID Proof) खौ लांफा।
- ✓ रेजिस्तार खालामनाय समाव जाय फोरमान बिलाइखौ होदोंमोन बेखौनो फोरमान (ID Proof) हिसाबै लांफा।
- ✓ Co-Win, Aarogya Setu एबा Umang वेबसाइट आव थिखा लानायनि थाखाय खाथिसिन मिरुखौ सायख'।
- ✓ सावस्विनि सिनायथि एबा (Health ID) खौ मोन्नो थाखाय गावनि गनायथि (Concent) जॉ रेजिस्तार खालामनांगोन।
- ✓ थिखा (Vaccine) थुगा मिरुआव होखानाय अक्ट' आरो थि समाव नुजाहैनांगोन।
- ✓ थिखा (Vaccine) लाखानायनि उनाव बे मिरुआव 30 मिनिट नेथ'।
- ✓ 30 मिनिटनि गेजेराव जुदि देहायाव माबाफोर उफ्रा गोहोम खोखलयोब्ला (Vaccine) मिरुआव मिथिहो एबा फोरमायना हो।
- ✓ Vaccine मिरुखौ नागार खानायनि उनाव माबारैबाफोर जायखि जाया देहायारि उफ्रा गोहोम गोग्लयोब्ला होखानाय हेफाजाबगिरि नाम्बार (Helpline Number) +91-11-23978046 आरो 1675 आव फन खालामनानै खिन्था हस्नो हागोन।
- ✓ समाजारि जान्थाइ (Social Distance) खो जेब्लाबो लाखि आरो जेब्लाबो मुखा (Mask) गान।

### खालाम नाडै :-

- ✖ गनायथि मोनालासेनो लामा हान्थिनाय।
- ✖ सासे मानसिआनो मोनसेनिखुड बांसिन रेजिस्तार खालामनाय।
- ✖ थिखा (Vaccine) लानाय सानाव निसा बेसाद जानाय।
- ✖ उफ्रा देहायारि गोहोम गोग्लैनाय समाव गिनाय।
- ✖ नैथि दस (2<sup>nd</sup> Dose) थिखा (Vaccine) नि थाखाय आरोबाव रेजिस्तार खालामनाय।



# ভয়ংকৰ ক'বণা ভাত্বাত্ব পৰা বাচিবলৈ হ'লে ক'ভিড ভেকচিন (Vaccine) লোৰাটো অতি জৰুৰী।



**Co-WIN**  
Winning Over COVID - 19



এই মহামারীৰ সময়ত নাগৰিক সকলে কৰিবলগীয়া আৰু নকৰিবলগীয়া

## কৰিবলগীয়া :-



- ✓ আগতীয়াকৈ ভেকচিনৰ বাবে নাম পঞ্জীয়ন কৰক আৰু সময় নিৰ্ধাৰণ কৰক।
- ✓ Co-Win বা Aarogya Setu বা Umangৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব।
- ✓ পঞ্জীয়নৰ বাবে প্ৰত্যেকৰে এটা ফোন নম্বৰ আৰু এখন ফটো থকা প্ৰমাণ পত্ৰৰ দৰকাৰ।  
ভেকচিন দিয়াৰ সময়ত ফটো থকা পৰিচয় পত্ৰ লগত লৈ যাব।
- ✓ পঞ্জীয়নৰ সময়ত যিখন প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰে ভেকচিন দিয়াৰ সময়তো সেই প্ৰমাণ  
পত্ৰখনেই লগত লৈ যাব লাগিব।
- ✓ অনলাইনৰ জৰিয়তে আপোনাৰ সুবিধা মতে ভেকচিন দিয়া কেন্দ্ৰটো Co-Win বা  
Aarogya Setu বা Umangত বিচাৰি নিশ্চিত কৰক।
- ✓ পঞ্জীয়নৰ প্ৰমাণ পত্ৰ ভেকচিনৰ বাবে আপোনাৰ সন্মতি দিয়াটো বাধ্যতামূলক।
- ✓ নিৰ্দিষ্ট সময় আৰু তাৰিখত ভেকচিন কেন্দ্ৰটোত উপস্থিত হওঁক।
- ✓ ভেকচিন দিয়াৰ পাছত ৩০ মিনিট সময় কেন্দ্ৰতে বহি থাকক।
- ✓ ৩০ মিনিটৰ ভিতৰত কিবা অসুবিধা হ'লে কেন্দ্ৰত জনাওঁক।
- ✓ ভেকচিন কেন্দ্ৰৰ পৰা অহাৰ পাচতো যদি কিবা অসুবিধা অনুভৱ কৰে তলত দিয়া  
হেল্পলাইন নম্বৰত ফোন কৰি জনাওঁক। নম্বৰ দুটা হ'ল : +91-11-23978046 আৰু  
1675 (ট্ৰলফী)
- ✓ সামাজিক দূৰত্ব আৰু মাস্ক পিন্ধাৰ সাৰধানতা থিনি মানি চলক।

## নকৰিবলগীয়া :-

- ✗ পঞ্জীয়ন নকৰাকৈ নাযাব।
- ✗ এজন ব্যক্তিয়ে বিভিন্ন কেন্দ্ৰত পঞ্জীয়ন নকৰিব।
- ✗ এজন ব্যক্তিয়ে দুটা বা তাতোধিক ফোন নম্বৰ আৰু ফটো পৰিচয় পত্ৰ ব্যৱহাৰ নকৰিব।
- ✗ ভেকচিন দিয়াৰ দিনাৰ আগত বা পিছত কোনোথৰণ নিচা জাতীয় বস্তু নাখাৰ।
- ✗ আতংকিত নহ'ব।
- ✗ দ্বিতীয়টো ভেকচিনৰ বাবে পঞ্জীয়নৰ দৰকাৰ নহয়।



**NERSWN**  
KOKRAJHAR

# कर'ना भाइरास

कर'ना भाइरासनि लैखोनफोर

गुजुनाय

लोमजानाय

हां लानायाव खस्ट मोनाय

निम 'निया

गोबानाय

खिलुनाय

गिख्रंथाव कर'ना भायरासनिफ्राय रैखा मोननो  
थाखाय थिका ( Vaccine ) लानाया गोनांथार।

होबथानायनि राहाफोर



आखायखौ  
साबोनजों  
मोजाडे सुनांगौ



लोमजानाय गुजुनाय  
मानसिनि खाथियाव  
थाजाबनो नाड



आखाय सुवालासे नोंनि  
मेगन, गन्थं, खुगाफोराव  
दांनो नाड



गोनांथार खामानियाव  
बाइजोआव ओंखारोब्ला  
जेब्लाबो मुखा ( MASK )  
गान।

मोजाडे मिथिनो आरो सुलाद लानो थाखाय  
गाहायाव होनाय नमबराव ज'गा- ज'ग खालाम



unicef



CASA  
Member of  
act alliance



terre des hommes  
Help for Children in Need



DreiKönigsaktion  
Hilfswerk der Katholischen Jungchar




Azim Premji  
Philanthropic  
Initiatives

MALALA  
FUND

VOLUNTARY HEALTH  
ASSOCIATION OF INDIA  
State Health and Development Society for the service of India



6913347770/1/2/3 आरो 104



# ক'ৰণা ভাইৰাচ

ক'ৰণা ভাইৰাচৰ লক্ষণ সমূহ কি ?

কাঁহ

জ্বৰ

উশাহ লোৱাত কষ্ট

নিম'নিয়া

বমি

ডায়েৰিয়া

ভয়ংকৰ ক'ৰণা ভাইৰাচৰ পৰা বাচিবলৈ হ'লে  
ক'ভিড ভেকচিন (Vaccine)লোৱাটো অতি জৰুৰী।

ল'বলগীয়া সারধানতা



হাত দুখন চাবোন  
আৰু পানীৰে বাৰে  
বাৰে ধুই থাকিব।



অপৰিস্কাৰ হাতেৰে  
চুক, নাক আৰু মুখখন  
স্পৰ্শ নকৰিব



অসুস্থ ব্যক্তিৰ সৈতে  
ঘনিষ্ঠ সংস্পৰ্শ পৰিহাৰ  
কৰক



জৰুৰী কামৰ কাৰণে  
ঘৰৰ পৰা বাহিৰত  
গ'লে মাস্ক (Mask)  
পৰিধান কৰক।

সবিশেষ জানিবৰ বাবে কেন্দ্ৰীয়  
নিয়ন্ত্ৰণ কক্ষৰ নম্বৰত যোগাযোগ কৰক



CASA  
Member of  
act alliance

terre des hommes  
Help for Children in Need

Drei Königsaktion  
Hilfswerk der Katholischen Jungenschaft

Azim Premji  
Philanthropic  
Initiatives

MALALA  
FUND

VOLUNTARY  
HEALTH  
ASSOCIATION OF INDIA  
Making Health and Development a Reality for the people of India

german  
cooperation  
DEUTSCHE ZUSAMMENARBEIT

6913347770/1/2/3 আৰু 104